

**আই.টি.চি. লিমিটেড**

**বনাম**

**কেন্দ্ৰীয় আবকাৰী সংগ্ৰাহক, বম্বে**

২৬ আগষ্ট, ১৯৯৬

**[জে.এছ. ভাৰ্মা আৰু বি.এন. কিৰ্পাল, ন্যায়াধীশদ্বয়]**

অধিসূচনা- কাৰ্য্যকৰীতা আৰু বলবৎযোগ্যতা- চৰকাৰী গেজেটত  
প্ৰকাশ- অধিসূচনাৰ দ্বাৰা অনা পৰিৱৰ্ত্তনসমূহ ৰেডিঅ'ৰ জৰিয়তেও ঘোষণা  
কৰা হৈছিল- প্ৰেছ বিজ্ঞপ্তিও দিয়া হৈছিল- আপীলকাৰীৰ দাবী যে আইনখন  
জনাজাত কৰাবলৈ ব্যৰ্থতা আছিল- গ্ৰহণযোগ্য নহয় বুলি ধৰা হৈছে।

মেছাৰ্ছ পংকজ জৈন এজেন্সী বনাম ভাৰতযুক্তৰাজ্য আৰু অন্যান্য,  
[১৯৯৪] ৫ এছছিছি ১৯৮ৰ ওপৰত নিৰ্ভৰ কৰা হৈছে।

**দেৱানী আপীল অধিকাৰক্ষেত্ৰ**

**১৯৯৬ চনৰ দেৱানী আপীল নং ১০৩৭৯**

১৯৮৬ চনৰ আপীল নং ইডি(বম)-২৯৮ৰ এফ.অ. নং  
১২৬০/১৯৬-ডব্লিউআৰবিত শুল্ক আবকাৰী আৰু সোণ (নিয়ন্ত্ৰণ) আপীল  
ন্যায়াধিকাৰণ, পশ্চিম আঞ্চলিক বিচাৰপীঠ, বম্বেৰ ০৮/০৪/৯৬ তাৰিখৰ ৰায়  
আৰু আদেশৰ পৰা।

আপীলকাৰীৰ পক্ষে জেবিডি এণ্ড কোম্পানীৰ হৈ জোচেফ ভেলোপালী,  
ৰবিন্দৰ নাৰায়ণ, অশোক সাগৰ, শ্ৰীমতী পুনিতা সিং আৰু শ্ৰীমতী সোণু  
ভাটনগৰ।

আদালতৰ আদেশ তলত দিয়া ধৰণে দিয়া হৈছিল:

এই আপীলত উত্থাপিত দিশসমূহ এই আদালতৰ মেছাৰ্ছ পংকজ জৈন এজেণ্টী বনাম ভাৰতযুক্তৰাজ্য আৰু অন্যান্য, [১৯৯৪] ৫ এছছিছি ১৯৮ গোচৰৰ সিদ্ধান্তই আপীলকাৰীৰ বিৰুদ্ধে সামগ্ৰিকভাৱে সামৰি লৈছে, য'ত তলত দিয়া ধৰণে জোৰ দি কোৱা হৈছিল:

"আমি, সেয়েহে, এই যুক্তিত কোনো সাৰ দেখা পোৱা নাই যে চৰকাৰী গেজেটত প্ৰকাশ পোৱাৰ পিছতো আইনখনক জনাজাত কৰাবলৈ ব্যৰ্থতা আছিল আৰু সেয়েহে, অধিসূচনাখনে কাৰ্য্যকৰীতা আৰু বলবৎযোগ্যতাৰ উপাদানসমূহ আহৰণ কৰা নাছিল। শ্ৰী গণেশৰ এই বিতৰ্ক গ্ৰহণযোগ্য নহয়।"

(দফা ১৮)

আমি এইটোও লক্ষ্য কৰিব পাৰো যে অধিসূচনা জাৰি কৰা তাৰিখতে অধিসূচনাৰ জৰিয়তে অনা পৰিৱৰ্তনৰ বিষয়ে ৰেডিঅ' ঘোষণা কৰা হৈছিল আৰু লগতে এটা প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছিল বুলি স্বীকাৰ কৰা স্থিতিতো আপীলকাৰীৰ গোচৰটো ন্যায়াধিকৰণে প্ৰত্যখ্যান কৰাটো আপীলকাৰীৰ দাবী নাকচ কৰাক ন্যায্যতা প্ৰদান কৰাৰ আন এটা ভিত্তি। সেই অনুসৰি আপীল স্বীকাৰ কৰাৰ কোনো ভিত্তি নাই।

সেয়েহে আপীল খাৰিজ কৰা হ'ল।

আপীল খাৰিজ কৰা হ'ল।

## DISCLAIMER

"The translated judgment in vernacular language is meant for the restricted use of the litigant to understand it in his/her language

and may not be used for any other purpose. For all practical and official purposes, the English version of the judgment shall be authentic and shall hold the field for the purpose of execution and implementation".

“স্থানীয় ভাষালৈ অনুদিত এই ৰায় গোচৰত জড়িত পক্ষই বুজি পোৱাৰ উদ্দেশ্যে সীমিত ব্যৱহাৰৰ বাবেহে। ইয়াৰ বাদে অন্য ক্ষেত্ৰত অনুদিত ৰূপ ব্যৱহৃত নহব। সকলো ব্যৱহাৰিক আৰু বিভাগীয় কামৰ লগতে ৰায়ৰ কাৰ্য্যকৰীকৰণ আৰু ৰূপায়ণৰ ক্ষেত্ৰতো এই ৰায়ৰ ইংৰাজী সংস্কৰণটোৱেই সঠিক বিবেচিত হব।”